

পৰিষ্কাৰ হৈ থাকক... স্বাস্থ্যকৰ হৈ থাকক!


ব্যক্তিগত পৰিচ্ছন্নতা



দৈনিক দাঁত ব্ৰাছ কৰিব




আপোনাৰ হাত ভালদৰে ধুব আৰু
পৰিষ্কাৰ কৰি ৰাখিব



নিয়মীয়াকৈ আপোনাৰ
নখবোৰ কাটিব



আপোনাৰ চুলিখিনি পৰিষ্কাৰ
কৰি ৰাখিব








সদায় গা ধুব



আপোনাৰ কাপোৰ-কানিবোৰ নিয়মীয়াকৈ ধুব

পৰিষ্কাৰ হৈ থাকক... স্বাস্থ্যকৰ হৈ থাকক!

আপোনাৰ হাত সঠিকভাৱে কেনেকৈ ধুৱা লাগে



আপোনাৰ দাঁত কেনেকৈ ব্ৰাছ কৰিব

